

Prime Minister to chair UN Security Council High-Level Open Debate on “Enhancing Maritime Security: A Case For International Cooperation”

August 08, 2021

"সামুদ্রিক সুৰক্ষাৰ প্ৰচাৰ: আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা" শীৰ্ষক বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউএনএছচি) উচ্চ পৰ্যায়ৰ মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰীয়ে

আগষ্ট ০৮, ২০২১

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ আগষ্টৰ সন্ধিয়া ৫.৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে "সামুদ্রিক সুৰক্ষাৰ প্ৰচাৰ: আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা" শীৰ্ষক বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (ইউএনএছচি) এক উচ্চ পৰ্যায়ৰ মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব।

বৈঠকখনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য দেশসমূহৰ ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী আৰু ৰাষ্ট্ৰসংঘৰ ব্যৱস্থা আৰু মুখ্য আঞ্চলিক সংগঠনসমূহৰ উচ্চ পৰ্যায়ৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। মুকলি বিতৰ্কত সামুদ্রিক অপৰাধ আৰু নিৰাপত্তাহীনতাৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে যুঁজ দিয়াআৰু সামুদ্রিক খণ্ডত সমন্বয় শক্তিশালী কৰাৰ উপায়ৰ ওপৰত গুৰুত্ব দিয়া হ'ব।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সামুদ্রিক সুৰক্ষা আৰু সামুদ্রিক অপৰাধৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিছে আৰু বিভিন্ন প্ৰস্তাৱ গৃহীত কৰিছে। অৱশ্যে, সামগ্ৰিকভাৱে উচ্চ পৰ্যায়ৰ মুকলি বিতৰ্কত সামুদ্রিক সুৰক্ষাক এক বিশেষ কাৰ্যসূচী হিচাপে আলোচনা কৰা হ'ব। যিহেতু কোনো দেশেই সামুদ্রিক সুৰক্ষাৰ বিভিন্ন মাত্ৰাৰ সৈতে সম্পৰ্কিত সমস্যাসমাধান কৰিব নোৱাৰে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এই বিষয়টো সামগ্ৰিক ভাৱে বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। সামুদ্রিক নিৰাপত্তাৰ ক্ষেত্ৰত এক ব্যাপক দৃষ্টিভঙ্গীয়ে বৈধ সামুদ্রিক কাৰ্যকলাপ সুৰক্ষিত আৰু সমৰ্থন কৰাৰ লগতে সামুদ্রিক খণ্ডত পৰস্পৰাগত আৰু অ-পৰস্পৰাগত ভাবুকিৰ মোকাবিলা কৰিবলৈ সক্ষম হ'ব।

সিন্ধু সভ্যতাৰ সময়ৰ পৰাই মহাসাগৰে ভাৰতীয় ইতিহাসত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ সভ্যতাৰ ওপৰত আধাৰিত ৰাজহুৱা নীতিয়ে সাগৰক অংশীদাৰী শান্তি আৰু সমৃদ্ধিৰ উৎপত্তিকাৰী হিচাপে চায়। এই কথা মনত ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত 'সাগৰ' (সাগৰ অঞ্চলত সকলোৰে সুৰক্ষা আৰু উন্নয়ন)ৰ দৃষ্টিভঙ্গীৰ ওপৰত আলোকপাত কৰে। এই দৃষ্টিভঙ্গীয়ে মহাসাগৰৰ বহনক্ষম ব্যৱহাৰৰ বাবে সহযোগিতামূলক ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সুৰক্ষিত আৰু স্থিৰ সামুদ্রিক খণ্ডৰ বাবে এক পৰিকাঠামো প্ৰদান কৰে। ২০১৯ চনত, পূব এছিয়া সন্মিলনত, ইণ্ডো-পেচিফিক মেৰিটাইম ইনিশিয়েটিভ (আইপিআই)ৰ জৰিয়তে এই ধাৰণাটো অধিক সম্প্ৰসাৰিত কৰা হৈছিল। ইয়াত সামুদ্রিক পৰিস্থিতিতন্ত্ৰকে ধৰি সামুদ্রিক সুৰক্ষাৰ সাতটা স্তম্ভৰ কথা উল্লেখ কৰা হৈছিল; সামুদ্রিক সম্পদ; ক্ষমতা নিৰ্মাণ আৰু সম্পদ বিনিময়; দুৰ্যোগৰ বিপদাশংকা হ্রাস আৰু নিয়ন্ত্ৰণ কৰা; বিজ্ঞান, প্ৰযুক্তি আৰু শৈক্ষিক সহযোগিতা আৰু বাণিজ্য সংযোগ আৰু সামুদ্রিক পৰিবহন।

শ্ৰী নৰেন্দ্ৰ মোদী হ'ব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুক্ত বিতৰ্কত সভাপতিত্ব কৰা প্ৰথম গৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। অনুষ্ঠানটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৱেবছাইটত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব আৰু ভাৰতীয় সময় মতে বিয়লি চাৰে পাচ বজাৰ পৰা চাব পাৰিব।

নতুন দিল্লী

আগষ্ট 08, 2021

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.